

1 (Sem-3) MDC04/09

2 0 2 4

(Multidisciplinary Course)

Paper : MDC0300403/MDC0300903

(Personal Income Tax Planning)

Full Marks : 45

Time : 2 hours

*The figures in the margin indicate full marks
for the questions*

1. Answer the following as directed : 1×5=5

নিৰ্দেশানুসৰি তলত দিয়াবোৰৰ উত্তৰ দিয়া :

(a) In which year was the Income-tax Act passed?

কোন চনত আয়কৰ আইন গৃহীত হৈছিল ?

(b) The tax that an assessee pays directly to the tax authority is called ____.

(Fill in the blank)

এজন কৰদাতাই কৰ্তৃপক্ষক পোনপটীয়াকৈ যি কৰ দিয়ে
তাক ____ বোলে।

(খালী ঠাই পূৰণ কৰা)

(2)

(c) Health insurance premium comes under which Section of the Income-tax Act, 1961?

স্বাস্থ্য বীমা প্রিমিয়াম, আয়কৰ আইন, ১৯৬১ৰ কোনটো ধাৰাত আছে?

(i) 80 C

(ii) 80 CC

(iii) 80 D

(iv) 80 DD

(Choose the correct answer)

(শুদ্ধ উত্তৰটো বাছি উলিওৱা)

(d) Write one consequence of not filing income tax returns.

আয়কৰ বিটান দাখিল নকৰাৰ এটা পৰিণতি লিখা।

(e) Name one tax saving investment for reducing tax.

কৰৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে কৰা এটা বিনিয়োগৰ নাম লিখা।

2. Answer any *five* of the following questions :

2×5=10

তলত দিয়া প্ৰশ্নবোৰৰ যি কোনো পাঁচটাৰ উত্তৰ দিয়া :

(a) Write the meaning of income tax.

আয়কৰৰ অৰ্থ লিখা।

(3)

- (b) Name two incomes from house property which are exempted from tax under the Indian Tax Act, 1961.

গৃহ সম্পত্তিৰ পৰা পোৱা দুটা আয়ৰ নাম লিখা যিবোৰক ভাৰতীয় কৰ আইন, 1961ৰ অধীনত কৰ বেহাই দিয়া হৈছে।

- (c) State two benefits available to senior and super senior citizens under the Income-tax Act, 1961 while calculating income tax.

আয়কৰ গণনা কৰাৰ সময়ত আয়কৰ আইন, 1961ৰ অধীনত জ্যেষ্ঠ আৰু অতি জ্যেষ্ঠ নাগৰিকৰ বাবে উপলব্ধ দুটা সুবিধা উল্লেখ কৰা।

- (d) Write the meaning of perquisites under the Indian Income-tax Act, 1961.

ভাৰতীয় আয়কৰ আইন, 1961ৰ অধীনত আনুষংগিক সা-সুবিধাৰ অৰ্থ লিখা।

- (e) Mention two differences between direct tax and indirect tax.

প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা।

(4)

(f) Define person under the Indian Income-tax Act, 1961.

ভাৰতীয় আয়কৰ আইন, ১৯৬১ৰ অধীনত ব্যক্তিৰ সংজ্ঞা দিয়া।

(g) What do you mean by assessee under the Indian Income-tax Act, 1961?

ভাৰতীয় আয়কৰ আইন, ১৯৬১ৰ অধীনত কৰদাতা বুলিলে কি বুজা ?

(h) Who is a non-resident?

অবাসিন্দা কোন ?

(i) What is provident fund?

ভৱিষ্যনিধি মানে কি ?

(j) What is capital asset?

মূলধনী সম্পত্তি মানে কি ?

3. Answer any *four* of the following questions
(in about 200 words each) : 5×4=20

তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া (প্ৰতিটো ২০০ শব্দৰ ভিতৰত) :

(a) Explain in detail about the scope of personal tax planning.

ব্যক্তিগত কৰ পৰিকল্পনাৰ পৰিসৰৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা।

(5)

- (b) State the meaning of capital gain in detail.

মূলধনী আয়ৰ অৰ্থ বহলাই লিখা ।

- (c) Define Assessment Year and Previous Year.

কৰ নিকপিত বছৰ আৰু পূৰ্বৱৰ্তী বছৰৰ সংজ্ঞা দিয়া ।

- (d) What are the benefits of filing income tax returns?

আয়কৰ বিটাৰ্ণ দাখিল কৰিলে কি কি লাভ হ'ব ?

- (e) State five incomes exempted from tax.

কৰ বেহাই পোৱা পাঁচবিধ আয় উল্লেখ কৰা ।

- (f) Explain what is net annual value.

প্ৰকৃত বাৰ্ষিক মূল্য মানে কি, বহলাই লিখা ।

- (g) What are the various allowances available to employees?

কৰ্মচাৰীৰ বাবে কি কি বিভিন্ন ভাত্তা আছে ?

(6)

- (h) Kamal Kalita owns a house property which is let out by him for ₹ 6,000 per month. The following particulars of the house are provided :

কমল কলিতাই নিজৰ ঘৰ এটা মাহিলী 6,000 টকাত ভাড়া দিয়ে। ঘৰৰ বিৱৰণী তলত দিয়া ধৰণৰ :

Municipal value—₹ 70,000

পৌৰ মূল্যায়ন—70,000 টকা

Standard rent—₹ 80,000

মানক ভাড়া—80,000 টকা

Fair rent—₹ 75,000

ন্যায্য ভাড়া—75,000 টকা

Municipal tax for the house is 10% of the municipality valuation which is fully paid by the owner for the previous year 2023-24. You are required to determine his income from house property for the Assessment Year 2024-25.

ঘৰটোৰ বাবে পৌৰসভাৰ কৰ পৌৰ মূল্যায়নৰ 10% যিটো পূৰ্বৱৰ্তী বছৰ 2023-24 চনৰ বাবে মালিকে সম্পূৰ্ণৰূপে পৰিশোধ কৰিছে। 2024-25 চনৰ নিৰ্দ্ধাৰণী বৰ্ষৰ বাবে কলিতাৰ গৃহ সম্পত্তিৰ আয় নিৰ্ধাৰণ কৰা।

(7)

4. Answer any *one* of the following : 10

তলত দিয়াবোৰৰ যি কোনো এটাৰ উত্তৰ দিয়া :

(a) Explain various heads of income under the Income-tax Act, 1961. 10

আয়কৰ আইন, 1961ৰ অধীনত আয়ৰ বিভিন্ন শিতানসমূহৰ বিষয়ে ব্যাখ্যা কৰা।

(b) Write notes on : 5+5=10

টোকা লিখা :

(i) Residential status

বসতিস্থানৰ অৱস্থান

(ii) Annual Information System

বাৰ্ষিক তথ্য ব্যৱস্থা

(c) Define salary. Explain in detail about different components of salary under the Income-tax Act, 1961. 3+7=10

দৰমহাৰ সংজ্ঞা দিয়া। আয়কৰ আইন, 1961ৰ অধীনত দৰমহাৰ বিভিন্ন উপাদানৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা।

(d) What is new tax regime? How is new tax regime different from old tax regime? 3+7=10

নতুন কৰ ব্যৱস্থা কি? পুৰণি কৰ ব্যৱস্থাতকৈ নতুন কৰ ব্যৱস্থা কেনেধৰণে পৃথক?
